




Ministry of Health  
& Family Welfare  
Government of India



# COVID-19

## পকেট তথ্যৰ পাঁচ শক্তি

এ. এন. এম, আশা, অংগনবাড়ী কর্মীৰ বাবে প্রতিক্ৰিয়া  
আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা



# সূচীপত্র



১. মোৰ ভূমিকা কি : এ.এন. এম, আশা, অংগনবাদী কর্মী	2
২. মই কি জানিব লাগে COVID-19 ৰ বিষয়ে	3
৩. কি কি সুৰক্ষিত অভ্যাস প্ৰচাৰ কৰিব লাগে-	4
৪. কোন সন্দেহজনক	5
৫. সংক্রমণৰ সন্দেহত কাক যোগাযোগ কৰিব	7
৬. সমাজত পৰিদৰ্শন কেনেদৰে কৰিব	8
৭. সমাজ পৰিদৰ্শনৰ ক্ষেত্ৰত কেনেদৰে যোগাযোগ কৰিব	9
৮. কেনেদৰে অনুকূল পৰিৱেশৰ সৃষ্টি কৰিব	
৯. কেনেদৰে পৰিয়াল সমূহৰ লগত ভাব বিনিময় কৰিব	12
১০. ঘৰত কি কি সুৰক্ষিত অভ্যাস কৰিব	13
১১. গৃহ আবন্ধনাক কেনেদৰে সহায়ি জনাব	14
১২. গৃহ আবন্ধনৰ পৰিয়ালৰ সদস্যক কেনেদৰে সহায় কৰিব	15
১৩. মই কেনেদৰে ভূল ধাৰণাৰ বিৰুদ্ধে সজাগ কৰিম	16
১৪. মাস্ক ব্যৱহাৰ কৰিব	18
১৫. সমাজ পৰিদৰ্শনৰ সময়ত মোৰ বাবে কি কি সতৰ্কতা ব্যৱস্থা লব লাগিব	19
১৬. ঘৰ পোৱাৰ পিছত মোৰ বাবে কি কি সারধানতা আৰু সুৰক্ষা ব্যৱস্থা লোৱা উচিত বাস্তৱ আৰু লোকবিশ্বাস	20
জৰুৰীকালীন অৱস্থাত শিশুৰ ক্ষেত্ৰত কি বিশেষ ব্যৱস্থা মনোযোগ দিব লাগিব ?	





**COVID-19**

১. মোৰ ভূমিকা কি : এ.এন.এম, আশা, অঙ্গনবাড়ী  
কর্মী

**স্বাস্থ্য- এ.এন.এম  
DSO/MO তত্ত্বাবধানত**

- তথ্য প্রদান কৰক (ক) প্রতিৰোধ আৰু  
নিয়ন্ত্ৰণ ব্যৱস্থাৰ লগতে সামাজিক  
দুৰুষ্ব বৰ্তাই ৰখা (খ) আৰু  
ভূল তথ্যক সম্পোধন;
- DSO ক সহায় কৰক (ক) SOP ৰ মতে  
যোগাযোগৰ তথ্য অনুৰোধ কৰক  
(খ) গৃহ আবন্ধৰ যন্ত্ৰ ব্যৱস্থা কৰক,  
আৰু HRG ৰ সহায়ক সেৱা  
আগঢ়াৱক আৰু নগৰ/গাঁও অঞ্চলত  
সন্তাৱনা থকা ঘটনা ক্ষেত্ৰে (গ)  
ভূল ধাৰণা আৰু বৈষম্যক সম্পোধন কৰক।
- বিৱৰণ আৰু মতামত
- দলৰ সুৰক্ষা আৰু পূৰ্ব প্রতিৰোধ
- সহায়ক পৰিদৰ্শন

**স্বাস্থ্য – আশা, CHV (নগৰ অনঞ্চলত)  
আৰু ICDS – অংগনবাড়ী কর্মী  
ANM আৰু CDPO তত্ত্বাবধানত**

- পাৰম্পৰিক যোগাযোগৰ দ্বাৰা সমাজত  
সচেতনতা গঢ়ি তোলক (ক)সামাজিক  
দুৰুষ্ব লগতে প্রতিৰোধ আৰু নিয়ন্ত্ৰণ  
ব্যৱস্থাসমূহ দাঙি ধৰক (খ)লোকবিশ্বাস  
আৰু ভূল বাৰ্তাক সম্পোধন কৰক;
- ঘৰে ঘৰে পৰিদৰ্শন কৰাৰ সময়ত  
ANM/ পৰিদৰ্শকক সহায় কৰক লগতে  
(ক) identification of HRG আৰু  
সমস্যা থকা ঘটনাৰ চিনকো কৰক  
(খ) নগৰ আৰু গাঁও এলেকাত স্বাস্থ্য  
সেৱা আগবঢ়াওক (গ)ভূল ধাৰণা আৰু  
বৈষম্য
- বিৱৰণ আৰু ব্যক্তিগত মতামত
- সুৰক্ষা আৰু পূৰ্ব প্রতিৰোধ ব্যৱস্থা
- COVID 19 ৰ তথ্য আৰু শিক্ষণ  
সামগ্ৰীৰ ব্যৱহাৰ কৰক ।





COVID-19

২. মই কি জানিব লাগে COVID-19 ৰ বিষয়ে

১. ই এক ৰোগ যাক কৰণা ভাইৰাছ ৰোগ-২০১৯ বুলি  
কোৱা হয় যিটো SARS-CoV-২ দিয়া নাম অনুসৰি কৰ'ণা  
ভাইৰাছ নামৰ ভাইৰাছৰ পৰা হয়।

২. COVID-19 ৰ লক্ষণ সমূহ হৈছে জ্বৰ, কাহ আৰু শ্বাস  
প্ৰশ্বাসত কষ্ট হোৱা।

৩. যদি আপোনাৰ জ্বৰ, কাহ আৰু শ্বাস প্ৰশ্বাসত কষ্ট হয়

বা

৪. যদি আপুনি নিশ্চিত ধনাঞ্চক ঘটনাৰ পৰীক্ষা কৰা পৰীক্ষাগাৰৰ  
লগত সম্পর্কিত।

৫. আপুনি তৎক্ষণাত ৰাজ্যিক হেল্প লাইন নম্বৰ বা  
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়, ভাৰত চৰকাৰ 24x7  
প্ৰযোজ্য **০১১-২৩৯৭ ৮০৪৬, ১০৭৫** বো আপোনাৰ  
অঞ্চলৰ আশা /এ.এন.এম ক যোগাযোগ কৰক।



Ministry of Health  
& Family Welfare  
Government of India





**COVID-19**

### ৩. কি কি সুরক্ষিত অভ্যাস প্রচার করিব লাগে-

#### ১. ঘনে ঘনে হাত ধোঁৱা

ক. সঘনাই আৰু প্রতিদিনে চাবোন আৰু পানীৰে ৪০ চেকেওৰ বাবে  
ধোঁৱক আৰু ৭০ শতাংশ এলকহল থকা হাত ঘনে পনীয়া ব্যৱহাৰ  
কৰিব।

#### ২. সামাজিক দূৰত্ব বৰ্তাই ৰাখক

ক. আপোনাৰ আৰু বাকী সকলৰ মাজত ১ মিটাৰ দূৰত্ব বৰ্তাই ৰাখক  
খ. বেছি ভিৰ থকা ঠাইলৈ নাযাব।  
গ. কোনোধৰণৰ অনুষ্ঠান, প্ৰার্থনা, পাটি আদিত নাযাব আৰু অনুষ্ঠিত  
নকৰিব।

#### ৩. চকু, নাক আৰু মুখ স্পৰ্শ নকৰিব

ক. কাৰণ ভাইৰাছযুক্ত হাতৰ পৰা এই ভাইৰাছ চকু, নাক বা  
মুখলৈ যাব পাৰে।

#### ৪. স্বচ্ছ শ্বাস- প্ৰশ্বাস অভ্যাস

ক. কাহোতে বা হাঁচিয়াওতে নিজৰ মুখ আৰু নাক ৰুমাল বা ঢিচুৰে  
ঢাকক।  
খ. এটা বন্ধ ডাষ্টবিনত ব্যৱহাৰ কৰা ঢিচুখন লগা লগ পেলাই দিয়ক।  
গ. চাবোন আৰু পানীৰে ৪০ চেকেওৰ বাবে ধোঁৱক আৰু ৭০ শতাংশ  
এলকহল থকা হাত ঘনে পনীয়া ব্যৱহাৰ কৰিব।

#### ৫. নিজৰ যন্ত্ৰ লওঁক, জ্ঞাত থাকক আৰু এ.এন.এম / আশা / অঙ্গনৱাদী কৰ্মীৰ পৰামৰ্শ গ্ৰহণ কৰক

ক. COVID-19 ওপৰত নতুনকৈ উত্তৰ হোৱা তথ্য লৈ থাকক।

খ. বয়সস্থ আৰু ৰোগীয়া লোকৰ যন্ত্ৰ লওঁক।  
গ. আপোনাক সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত যদি কোনো সন্দেহ বা বৃজি  
নোপোৱা কথা থাকে তেন্তে আশা /এ.এন.এম /অঙ্গনৱাদী কৰ্মীক বা  
PHC ত যোগাযোগ কৰক।



Ministry of Health  
& Family Welfare  
Government of India





COVID-19

## 8. কোন সন্দেহজনক

১. যাৰ কোনো তীৱ্ৰ শ্বাস- প্ৰশ্বাস জনিত সমস্যা থাকে {অৰ্ব আৰু কেৱল এটা চিন /লক্ষণ থাকে শ্বাস- প্ৰশ্বাস জনিত সমস্যা (কাহ, শ্বাস-প্ৰশ্বাস সমস্যা), আৰু

২. যদি কোনো ব্যক্তি দেশৰ পৰা ভ্ৰমণ অথবা বসবাস কৰি কৰি আহে আৰু  
লক্ষণ দেখা দিয়ে ১৪ দিনৰ পূৰ্বে।

৩. যদি কোনো লোকৰ শ্বাস- প্ৰশ্বাসত তীৱ্ৰ সমস্যাই দেখা দিয়ে আৰু কোনো  
COVID-19 ৰোগীৰ লগত সংস্পৰ্শত থাকে তোতিয়া ১৪ লৈকে তেওঁৰ লক্ষণ  
সমূহৰ পৰীক্ষা কৰা হব। বা

৪. যদি কোনো লোকৰ তীৱ্ৰ শ্বাস-প্ৰশ্বাস জনিত সমস্যাই দেখা দিয়ে {অৰ্ব আৰু কেৱল  
এটা চিন/লক্ষণ থাকে শ্বাস- প্ৰশ্বাস জনিত সমস্যা (কাহ, শ্বাস-প্ৰশ্বাস সমস্যা),  
আৰু চিকিৎসালয়ত ভৰ্তিৰ প্ৰয়োজন হয় বা

৫. COVID-19 ৰ পৰীক্ষাৰ সন্দেহজনক হ'ব পাৰে যদি এজন ৰোগীৰ  
অমীমাংশীত হৈ থাকে। পৰীক্ষাগাৰত নিশ্চিত ৰোগী কোনো ধৰণৰ  
ক্লিনিকেল লক্ষণ নোহোৱাকৈয়ো পৰীক্ষাগাৰত COVID-19 সংক্ৰমণৰ  
নিশ্চিতকৰণ হোৱা লোক।





COVID-19

## ৫ সংস্পর্শিত ৰোগী কোন হ'ব পাৰে

১. কোনো বিশেষ সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাকৈ COVID-19 এজন ৰোগীৰ সৈতে

একেটা ঘৰতে থকা লোক COVID-19 ৰ সল্দেহভাজন হব পাৰে।

২. COVID-19ৰ সংক্ৰমিত লোকৰ লগত একেতা বন্ধ পৰিৱেশত থকা লোক  
(কৰ্মক্ষেত্ৰ, শ্ৰেণী কোঠা, ঘৰ, মানুহৰ ভিৰ থকা ঠাই)

৩. একেলগে ভ্ৰমণ কৰা (১ মিটাৰ দূৰত্বতকৈ কম) যদি কোনো একে লগে ভ্ৰমণ  
কৰা লোকৰ পাছলৈ COVID-19 ৰ ৰোগী বুলি পৰিচিত হয়।

৪. COVID-19ৰ ৰোগীক শুশ্ৰাৰ্ব কৰা লোক

৫. এই সংক্ৰমণ ১৪ দিনৰ ভিতৰত সঞ্চাৰিত হব পাৰে গতিকে ৰোগৰ আৰণ্ট  
হোৱাৰ আগৰ পৰাই চিকিৎসা কৰীৰ তত্ত্বাবধানত থাকিব।





COVID-19

## ৬. সামাজিকভাবে পরিদর্শন কেনেদ্রে করিব

**১. পরিদর্শন সূচী:** স্বাস্থ্য বিষয়াই স্থানীয় লোকৰ যোগাযোগৰ তথ্য লব।

টেলিফোনৰ দ্বাৰা পৰিস্থিতিৰ বুজ লব বা পূৰ্ব-প্ৰতিৰোধ ব্যৱস্থাৰ বিষয়ে অন্তিম পৰ্যায়লৈকে চকু দিব।

**২. লক্ষ্যৰ পৰিচয়:** আপোনাৰ পৰিচয় দিয়ক, যোগাযোগৰ তথ্য গ্ৰহণৰ উদ্দেশ্য বাখ্যা কৰক, উদ্দেশ্যৰ বিষয়ে জনাব:আপোনাক দিয়া নিৰ্দেশ মতে তথ্য সংগ্ৰহ কৰক।

**৩. নিৰ্দেশৰ ব্যৱহাৰ কৰক :** এজন লোক অসুস্থ হোৱাৰ ২৮ দিন পূৰ্বৰ তেওঁৰ ভ্ৰমণৰ তথ্য গ্ৰহণ কৰক আৰু সামাজিক এক লক্ষ্যে গঠন হোৱা সংগঠনৰ যোগাযোগৰ তথ্য গোটাঁওক

**৪. নিৰীক্ষণ:** COVID-19 নিশ্চিত হোৱা ঘটনাৰ যোগাযোগৰ তথ্য গ্ৰহণ কৰা আৰু ২৮ দিন পৰ্যন্ত নিশ্চিত হোৱা ঘটনাৰ পৰ্যবেক্ষণ কৰিব।

**অন্তিম পৰ্যায় পয়ষ্ট চোৱা-চিতা কৰা :** আক্ৰান্ত ঘটনাৰ যোগাযোগৰ তথ্য গ্ৰহণ কৰিব:

ক. ৰোগী, তেওঁৰ পৰিয়ালৰ সদস্য, ৰোগীৰ কৰ্মফ্রেন্ডৰ সহকাৰী বা

বিদ্যালয়ৰ লগত জড়িত, বা

খ. ৰোগীৰ শেহতীয়া কৰ্ম আৰু ভ্ৰমণৰ তথ্য গুটোৱা।





COVID-19

## ৭. সামাজিক পরিদর্শনৰ ক্ষেত্ৰে কেনেদৰে যোগাযোগ কৰিব

**১. সদায়ে নম্ন হব.** COVID-19য়ে যিকোনো লোককে, যি কোনো ঠাইত আক্রান্ত কৰিব পাৰে। কোনো ধৰণৰ বৈষম্য নকৰিব, নিচিঙ্গৰিব, বা কঠোৰ ভাষাৰ ব্যৱহাৰ নকৰিব। আপোনাৰ গমণৰ উদ্দেশ্য বাখ্যা কৰক আৰু আপুনি বিচাৰি থকা উত্তৰ গ্ৰহণ কৰাৰ কাৰণ বাখ্যা কৰক। কওঁক যে এইয়া এক চৰকাৰৰ এক সহায় প্ৰতিগ্ৰাকী নাগৰিকৰ বাবে।

**২. ১ মিটাৰ দূৰত্ব বৰ্তাই ৰাখক:** যেতিয়া আপুনি লোকক লগ পাৰ, স্পৰ্শ কৰাৰ পৰা বিৰত থাকক আৰু ওচৰত নাথাকিব। মুকলিত বহি পৰিয়ালৰ সদস্যৰ লগত কথা পাতাটো ভাল আৰু পৰিস্থিতিৰ দ্বাৰাও সমৰ্থিত।

**৩. সাক্ষাৎকাৰ:** প্ৰশ্ন সোধক আৰু নিৰ্দিষ্ট উত্তৰ গ্ৰহণ কৰক। যেতিয়া আপুনি লিখিব তেতিয়া এইটো নিশ্চিত কৰক যে পৰিষ্কাৰ, স্পষ্টকৈ আৰু সম্পূৰ্ণকৈ লিখিছে (ঠিকনা, নাম, ফোন নম্বৰ)।

**৪. মতামত:** আপোনাৰ পৰামৰ্শ আৰু বার্তাসমূহ ভালদৰে বুজি পাইছেনে নাই আৰু সঠিক ভাৱে লৈছেনে নাই সেইটো চাবৰ বাবে তেওঁলোকৰ মতামত গ্ৰহণ কৰক।

**৫. স্পষ্টিকৰণ:** যদি কোনো প্ৰশ্নৰ উদয় হয় আৰু আপোনাৰ ওচৰত তাৰ উত্তৰ থাকে তেন্তে সমাজত প্ৰচাৰ কৰক। যদি আপোনাৰ ওচৰত কোনো উত্তৰ নাথাকে তেন্তে সংকোচ নকৰিব। এতিয়াও COVID-19ৰ বহুথিনিয়ে অপৰিচিত।

**ক্ষেত্ৰলৈ যাঁওতে প্ৰস্তুত হৈ যাৰ :**

**এটা চেলিটাইজাৰ/চাবোন লৈ যাৰ হাত চাফ কৰিবৰ বাবে**

**সকলো প্ৰযোজনীয় প্ৰ-পত্ৰ লৈ যাৰ**

**আপোনাৰ নিজৰ কলম আৰু কাগজ লৈ যাৰ**

**প্ৰযোজন হলে এটা অতিৰিক্ত মাস্ক আৰু নিজৰটোও লৈ যাৰ**





COVID-19

## ৮. কেনেদ্বৈ অনুকূল পরিবেশৰ সৃষ্টি কৰিব

### ১. প্রভাবিত কৰা লোক সকলক লগ ধৰিব

ক. স্থানীয় প্রভাবশালী লোকৰ এখন তালিকা প্রস্তুত কৰক (গাঁও বুটা, ধৰ্মীয় নেতা, শিক্ষক, অন্যান্য)

খ. নীতি- নির্দেশনা সমূহৰ বিষয়ে আলোচনা কৰক আৰু মানি চলিবৰ বাবে কওঁক আৰু তেওঁলোকৰ সমৰ্থন বিচাৰক সজাগতা প্ৰক্ৰিয়াত।

### ২. অতিকে সন্তানীত লোকৰ বোবে সমূহীয়া সহায়ৰ বাবে পৰিকল্পনা কৰক

ক. অতিকে সন্তানীত থকা লোকৰ এখন তালিকা প্রস্তুত কৰক যোগাযোগৰ নির্দেশনাত দিয়াৰ দৰে।

খ. যি সকল শিশুৰ অভিভাৱক গৃহ আবন্ধ হৈ আছে তেওঁলোকৰ পঢ়া-শুনা আৰু অন্যান্য ক্ষেত্ৰৰ যন্ত্ৰ লওঁক।

গ. তেওঁলোকে সংস্পৰ্শত অহা বা লগ পোৱা লোক সকলক চিনাক্ত কৰক, পূৰ্ব-প্ৰতিৰোধৰ ব্যৱস্থা সমূহৰ বিষয়ে প্ৰচাৰ কৰক আৰু তেওঁলোকক এইসমূহ মানি চলিবলৈ আৰু এইসমূহৰ সন্তানীত লোকৰ লগত এই বিষয়ে কথা পাতিবৰ বাবে অনুৰোধ কৰিব।

### ৩. একে উদ্দেশ্য ধৰ্মী সংগঠনৰ লগত সম্পর্ক গঠি তোলক

ক. গাঁওখনক সৰু সৰু গোটত ভাগ কৰক যাতে জৰুৰী অৱস্থাত পৰিকল্পনা কৰিব পাৰে, প্ৰতিটো গোটৰ সম্বন্ধযুক্ত লগত যোগাযোগ ৰাখক।

খ. ANM, ASHA, AWW, এছুলেঞ্চৰ আৰু অন্যান্য চিকিৎসা সেৱাৰ ফোন নম্বৰ বা আন্য যোগাযোগৰ ঠিকনা দিব।

গ. সম্বন্ধযুক্ত আৰু শিশু সুৰক্ষা সমিতিৰ যোগাযোগৰ ঠিকনা দিব শিশুৰ মাজত হতাশাজনিত বা হিংসা জনিত ঘটনা ঘটিলে যোগাযোগৰ বাবে।

### ৪. জৰুৰীকালীন যোগাযোগৰ তালিকা প্রস্তুত কৰোতে লোকক সহায় কৰক

ক. এইটো নিশ্চিত কৰক যে প্ৰতি ঘৰ মানুহে যোগাযোগৰ তালিকা যত চৰকাৰ হেল্প লাইন নম্বৰ, এ.এন.এম, আশা বা অংগনৱাড়ী কৰ্মীৰ জৰুৰী অৱস্থাত যোগাযোগৰ বাবে ঠিকনা পাইছে।

### ৫. কালিমা আৰু বৈষ্যম্যৰ বিবুদ্ধে মাত মাতক

ক. সমুদায়ত কালিমা আৰু বৈষ্যম্যক চিনাক্ত কৰক

খ. যি সকল আক্ৰান্ত হৈছে তেওঁলোকৰ লগত কথা পাতক সময়ত সহায় কৰিবৰ বাবে।





COVID-19

## ৯. কেনেদ্বৰে পৰিয়াল সমূহৰ লগত ভাৱ বিনিময় কৰিব

১. স্থানীয় সমাধান দিয়ক আৰু আপোনাৰ উপস্থিতিৰ বিষয়ে জনাওঁক। সন্মান জনাওঁক, নম্ব আৰু সহানুভুতিৰে কথা পাতক। খং আৰু বৈষম্য নকৰিব।

২. সন্দেহজনক আৰু নিশ্চিত ঘটনাৰ বিষয়ে জানি থব, আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলে ভয় বা চাপত থাকিব পাৰে। গতিকে আটাইতকৈ ঔৰুষ্পূৰ্ণ কথাটো হল যে ভালদৰে শুনক তেওঁলোকৰ প্ৰশ্ন আৰু ভাৱ ধাৰাৰ বিষয়ে।

৩. লোকজনৰ পৰা সঠিক তথ্য গ্ৰহণ কৰক: তেওঁলোকৰ নাম, জন্মৰ তাৰিখ, প্ৰমণৰ তথ্য, লক্ষণ, পৰিদৰ্শনৰ আকাৰে কথা পাতক আৰু পৰিষ্কাৰকৈ টুকি ৰাখক।

৪. প্ৰতিটো প্ৰশ্নৰ উত্তৰ আপোনাৰ ওচৰত নাথাকিব পাৰে: COVID-19ৰ বিষয়ে এতিয়াও বহুথিনি জানিবলৈ বাকি আছে।

৫. সম্ভৱ হলে, পেমফলেট বা লিখিত প্ৰত্ৰিকা প্ৰচাৰ কৰিব পাৰে পৰিয়ালৰ সদস্যৰ লগত। তথ্য, পঢ়ণ আৰু যোগাযোগৰ সামগ্ৰী যেনে পেমফলেটৰ দ্বাৰা ভালদৰে বুজাব পাৰে আৰু শুন্দি তথ্য আনৰ লগত আলোচনা কৰে।



Ministry of Health  
& Family Welfare  
Government of India





**COVID-19**

## ১০.. গৃহ আবন্ধতাক কেনেদৰে সহায়ি জনাব

### ১. আনৰ পৰা আঁতৰি থাকক

- ক. এটা নির্দিষ্ট কোঠাত থাকক আৰু ঘৰৰ আন লোকৰ পৰা আঁতৰি থাকক, ১মিটাৰ দূৰত্ব বৰ্তাই। কোঠাৰ বাহিৰত কোনো ধৰণৰ কাম নকৰিব যাতে ঘৰৰ আন সদস্য সকল সংক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকে।
- খ. যদি আছে, পৃথক বাথৰুম ব্যৱহাৰ কৰক।

### ২. স্বাস্থ্য সেৱাৰ সন্ধান কৰক আৰু জাননী দিয়ক

- ক. যদি অৰ্ব, কাহ আৰু উশাহ লোৱাত কষ্ট হৈছে তেন্তে মাস্ক পৰিধান কৰক যাতে আনলোক সংক্ৰমিত নহয় আৰু অতিশীঘ্ৰে আপোনাৰ ওচৰৰ আশা বা এ.এন.এম ক যোগাযোগ কৰক।

### ৩. মাস্ক পৰিধান কৰক

- ক. যেতিয়া আপুনি আন লোকৰ লগত থাকে বা স্বাস্থ্য কেন্দ্ৰত প্ৰৱেশ কৰে।
- খ. যদি ৰোগীয়া লোক জনে নিজে পিঙ্কিবলৈ সক্ষম নহয় তেন্তে অন্য পৰিয়ালৰ লোক সকলে তেওঁৰ কোঠাত প্ৰৱেশ কৰোতে পিঙ্কিব লাগে।

### ৪. ৰাজহৰা স্থানত যোৱাৰ পৰা বিৰত থাকক

- ক. কৰ্মক্ষেত্ৰ, বিদ্যালয় বা ৰাজহৰা স্থানত যোৱাৰ পৰা বিৰত থাকক
- খ. যদি সংক্ৰমিত তেন্তে আনলোক আপোনাৰ পৰা সংক্ৰমিত হব পাৰে।

### ৫. আপোনাৰ ঘৰলৈ কোনো সহায় কৰ্মী বা আলহী অহা বন্ধ কৰক

- ক. আপোনাৰ পৰা তেওঁলোকলৈ আপুনি নজনাকৈয়ে সংক্ৰমণ হব পাৰে।
- খ. সহায় কৰ্মী যেনে ঘৰৰ কাম কৰা লোক, গাড়ী চালক আদিক আঁতৰত থাকিব দিব।



**Ministry of Health  
& Family Welfare  
Government of India**





**COVID-19**

## ১১. গৃহ আবাসিক কেন্দ্রে সহায়িত্ব জনাব

**১. সহায়:** শয়্যাশায়িত লোকক চিকিৎসকৰ পৰামৰ্শ মানি চলিবৰ বাবে আৰু  
পৰিয়ালৰ লোকক যন্ত্ৰ ল'বৰ বাবে দায়িত্ব দিব।

**২. লক্ষণবোৰ লক্ষ্য কৰি থকিব:** অৱৰ আৰু শ্বাস- প্ৰশ্বাসৰ গতিবিধি প্ৰতিদিনে  
লক্ষ্য কৰি থাকিব আৰু যদি সমস্যাই দেখা দিয়ে তেন্তে ততাতয়াকৈ খবৰ দিয়ক।

### ৩. সুৰক্ষাকাৰী স্বাস্থ্যবিধি

- **সংক্রমিত** লোক জনৰ বাচন, বাতি, গিলাছ আদি অন্যলোকে  
ব্যৱহাৰ নকৰিব। বন্ধ পাত্ৰত তেওঁ ব্যৱহাৰ কৰা টিচু সমূহ নষ্ট  
কৰিব।
- গৰম পানী আৰু চাৰানেৰে কাপোৰবোৰ বিজানুলাশৰ বাবে ধোৱাৰ পিছত  
সূৰ্যৰ পোহৰত শুকাবলৈ দিব।
- কাপোৰবোৰ গৰম পানী আৰু চাৰানৰ সৈতে ডাঙৰ পাত্ৰত তিয়াব, লাঠী  
এডাল লৈ ভালকৈ তিতিবৰ বাবে লৰচৰ কৰি দিব, পানীবোৰ ছটিয়াই  
নিদিব ( 0.05% ক্লৰাইন থকা ৩০ মিনিটৰ বাবে তিয়াই থব। ) আৰু  
চাফা পানীৰে ধূই ৰ'দত মেলি দিব।
- সকলো টিচু পেপাৰ, হাত মোজা, মাস্ক আৰু অন্যান্য পতিৰোধক সামগ্ৰী  
এটা আঁচপৰা মোনাত ভৰাই হে পেলাব।

**৪. স্বচ্ছতা আৰু বীজানুৰোধ:** সকলো স্পৰ্শ কৰা ঠাই, যেনে - টেবুলৰ ওপৰিভাগ,  
ফোন, কি-বড়, দেজাৰ পৃষ্ঠ, বাথৰুমৰ বন্ত, লেট্ৰিন, বিচনাৰ কাষত থকা টেবুল  
ইত্যাদি প্ৰতিদিনে বীজানুলাশক দ্রব্যৰে চাফা কৰিব লাগে। অন্য যিকোনো পৃষ্ঠ য'ত তেজ,  
শোচ বা আন দেহৰ তৰল পদাৰ্থ লাগিব পাৰে সেইবোৰ চাফা কৰিব লাগে।

**৫. হাত ধোঁৰা:** চাৰোন আৰু পানীৰে ৪০ চেকেন্ডৰ বাবে ভালকৈ ধোঁৰ লাগে আৰু  
যদি পানী নাথাকে তেন্তে ৭০ শতাংশ এলকহল থকা চেনিটাইজাৰ দি হাত চাফ  
কৰিব। বাৰে বাৰে আৰু কৰবাত স্পৰ্শ কৰাৰ পাছত হাত ধোঁৰা





**COVID-19**

## ১২. গৃহ আবন্ধৰ পরিয়ালৰ সদস্যক কেনেদৰে সহায় কৰিব

১. ৮০ চেকেন্ডৰ বাবে ঢাবোন আৰু পানীৰে হাত ধোঁৰক বা ৭০ শতাংশ এলকহল থকা চেনিটাইজাৰ দি হাত চাফা কৰক।

২. বয়সীয়াল লোকৰ পৰা আঁতৰত থাকক। পরিয়ালৰ লোক সকল পৃথকে বেলেগ কোঠাত থাকক ৰোগীৰ পৰা আঁতৰি। পরিয়ালৰ লোকে পৃথক বাথৰুম আৰু পৃথক শোৱা কোঠা ব্যৱহাৰ কৰক।

৩. ৰোগীৰ কাহি- বাতি, গিলাছ, কাপ বা অন্যান্য খোৱা বাচন বৰ্তন বা কাপোৰ- কানি আন লোকে ব্যৱহাৰ নকৰিব।

৪. তিনিতৰপীয়া মাস্ক পিঞ্জক যেতিয়া সংক্ৰমিত লোকৰ লগত সাক্ষাৎ হয়। এবাৰ ব্যৱহাৰ কৰা মাস্ক আকো ব্যৱহাৰ কৰিবলাগে(ব্যৱহাৰ কৰা মাস্কখন সংক্ৰমিত বুলি ধৰা হয়)।

৫. যদি লক্ষণে দেখা দিয়ে (জ্বৰ/কাহ /উশাহ লোৱাত কষ্ট) তেওঁ অতিশীঘ্ৰে ওচৰৰ স্বাস্থ কৰ্মীক জনাব লাগে





COVID-19

## ১৩. মই কেনেদৰে ভুল ধাৰণাৰ বিৰুদ্ধে সজাগ কৰিম

অনুকূল পৰিৱেশৰ দ্বাৰা আপুনি মানুহক উৎকৰ্ত্তা, কালিমা আৰু  
বৈষম্যৰ পৰা বক্ষা কৰিব পাৰে।

১. ৰাজহাঁসকৈ, কোনো COVID-19 ৰ সংক্ৰমিত লোকক দৃষ্টিনাগস্থ বা  
ষট্টনা বুলি কোৱাৰ সলনি “COVID-19 বুলি সম্বোধন। সন্দেহভাজন  
লোক বুলি কোৱাৰ সলনি হবও পাৰে বুলি কওঁক- যদিও ই বিভাগীয়  
শব্দ।

২. টি.ভি বা অন্য উৎসত প্ৰচাৰ কৰা উৎকৰ্ত্তা আৰু দুখ দিব পৰা  
থবৰ চোৱাৰ পৰা বিৰত থাকিবৰ বাবে পৰামৰ্শ দিব।

৩. মানুহক ভিতৰুৱা খেল, কিতাপ পঢ়া, বাগিছা পতা আদি কাম  
কৰিবলৈ অনুপ্ৰেৰণা দিয়ক যাৰ যোগেদি তেওঁলোকে বিশ্রাম পাব পাৰে।

৪- সমাজৰ প্ৰভাৱশালী ব্যক্তি সকলৰ সহায়ত সমাজৰ সমৰ্থন গোটাই সেই সকল  
মানুহৰ মাজত প্ৰচাৰৰ ব্যৱস্থা কৰক।

ক. প্ৰভাৱশালী ব্যক্তিৰ চিনাত্তকৰণ

খ. COVID-19 ৰ বিষয়ে শুন্দ তথ্য প্ৰচাৰ  
কৰক।তেওঁলোকৰ মাজত।

গ. তেওঁলোকৰ পৰা আশা কৰা সহায়ৰ বিষয়ে  
তেওঁলোকক বুজাই দিয়ক।

৫. COVID-19 আক্ৰান্ত লোক যে সুস্থ হৈ উঠিব পাৰে তাক বুজাই দিব,  
ভাল থবৰ বোৰ তেওঁলোকক দিব।,

ক. কোন COVID-19ৰ পৰা সুস্থ হৈ আহিছে

খ.কোনে তেওঁক ভালহৈ উঠাত সহায় কৰিলে।





COVID-19

## ১৪. মাস্ক ব্যবহার করিব

### ১. মাস্ক ব্যবহার করক যদি:

ক. আপোনাৰ জ্বৰ, কাহ বা উশাহ লোৱাত কষ্ট হৈছে।



খ. স্বাস্থ্য কেন্দ্ৰত যদি গৈছিল।

গ. অসুস্থীয়া লোকক যদি অনা-নিয়া কৰিছিল বা সংক্ৰমিত লোকৰ কোঠালৈ গৈছিল।

### ২. ভালদৰে মাস্কটো পৰিধান কৰক:



ক. কাপোৰৰ ভাঁজটো খোলক, তলতৈ মুখ কৰক, নাকৰ ওপৰৰ পৰা গালেৰে সৈতে মুখ ঢাকি লওঁক।

খ. নাকৰ ওপৰেৰ পোনকৈ নিয়ক। কানৰ ওপৰত মূৰৰ পিছফালে ওপৰৰ ৰচী দুড়াল বান্ধক আৰু তলৰ দুড়াল ডিণ্টীৰ পিছফালে নি বান্ধক।

ক. মাস্কৰ কোনো ফালে ফাক নেৰিব, ফিটফিটিয়াকৈ ঠিক কৰি লওঁক।

খ. মাস্কখন তলতৈ নাতানিব আৰু ডিণ্টীত ওলমাই নাবাখিব।

গ. ব্যৱহাৰৰ সময়ত মাস্কখন চুই নাথাকিব।

**৩. মাস্ক সলনি কৰোঁতে নতুন, শুকান মাস্ক এখন অনতি পলমে লগাওক। এবাৰ ব্যৱহাৰ কৰিব পৰা মাস্ক দ্বিতীয়বাৰ ব্যৱহাৰ নকৰিব।**

### ৪. মাস্ক আঁতৰাবৰ বাবে

ক. উপযুক্ত পদ্ধতি ব্যৱহাৰ কৰি (পিছফালৰ পৰা মাস্কখন খোলক সন্মুখৰ পৰা নহয়।)

খ. প্ৰথমে তলৰ ৰচী দুড়াল খুলক আৰু তাৰ পাছত ওপৰৰ দুড়াল মাস্কৰ বেলেগ অংশত স্পৰ্শ নকৰিব।

**৫. মাস্ক নষ্ট :** খোলা বা অজানিতে যদি ব্যৱহাৰ কৰা মাস্ক আৰু স্পৰ্শ কৰি বায় তেন্তে দেৰি নকৰি এলকহল থকা পলীয়াৰে আপোনাৰ হাত চাফ কৰক বা চাবোন আৰু পানীৰে হাত ধোঁৱক। প্ৰতিটো ব্যৱহাৰৰ পাছত অতিশীঘ্ৰে মাস্কখন নষ্ট কৰক অথবা ঘৰতে প্ৰস্তুত কৰা নিচিংত ডুবাই ৰাখক আৰু এটা বন্ধ ডাষ্টবিনত পেলাই দিয়ক।



Ministry of Health  
& Family Welfare  
Government of India






COVID-19

১৫. সামুহিক পরিদর্শনৰ সময়ত মোৰ বাবে  
কি কি সাৱধানতা অবলম্বন কৰিব লাগিব

১. কথা পতাৰ সময়ত স্পৰ্শ নকৰিব, বেছি কাষলৈ ঢাপি নাযাব আৰু ১ মিটাৰ  
দূৰত্ব বৰ্তাই ৰাখক।



২. তিনি তৰপীয়া মাস্ক বৰাহাৰ কৰক আৰু ভালকৈ পিঞ্চি লওঁক।



৩. সকলোসময়তে আপোনাৰ (চকু, নাক, মুখ) স্পৰ্শ নকৰিব। বাবে বাবে চাবোন  
আৰু পানীৰে ৪০ চেকেন্ডৰ বাবে হাত ধোঁৱুকৰা ৰা ৭০ শতাংশ এলকহল থকা  
চেনিটাইজাৰেৰে মোহাৰি ল'ব।



৪. সঘনাই চাবোন আৰু পানীৰে ৪০ চেকেন্ডৰ বাবে হাত ধোঁৱ বা ৰা ৭০ শতাংশ  
এলকহল থকা চেনিটাইজাৰেৰে মোহাৰি ল'ব।



৫. বেছিকৈ স্পৰ্শ হোৱা ঠাই যেনে - দুৱাৰৰ ঘণ্টা, দুৱাৰৰ তলা বা হেন্ডেল,  
বেলিং ইত্যাদি স্পৰ্শ কৰাৰ পৰা বিৰত থাকক।



Ministry of Health  
& Family Welfare  
Government of India





COVID-19

## ১৬.. ঘৰ পোৱাৰ পিছত মোৰ বাবে কি কি সাৰধানতা আৰু সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা উচিত

১. সঠিক ভাৱে আপোনাৰ মাস্ক আৰু হাত মোজা আতৰাঁওক, মাস্কৰ সম্মুখ ভাগত  
স্পৰ্শ নকৰিব, পিছফালৰ পৰা ৰচী খুলিব আৰু কোনো সময়তে ইয়াক ডিঙিৰ  
তলত আনি নথ'ব।

২. ব্যৱহাৰ কৰা মাস্ক আৰু হাত মোজাবোৰ বন্ধ ডাষ্টবিনত পেলাই দিব। (মাস্ক  
ব্যৱহাৰ চাওক)।

৩. যদি আপুনি বেগ বা বহী লৈ গিছিল তেন্তে সেইবোৰ বীজাগুনাশকত ডুবাই  
দিয়ক (৪ চামুচ ন্লিং পাউদাৰ পানীৰ লগত মিহলায় ল'ব)

৪. কোনো বন্ধ স্পৰ্শ কৰাৰ আগত চাৰোন আৰু পানীৰে ৪০ চেকেন্দ্ৰৰ বাবে হাত  
ধোঁৱ বা ৭০ শতাংশ এলকহল থকা চেনিটাইজাৰেৰে মোহাৰি ল'ব

৫. যদি আপোনাৰ জ্বৰ, কাহ বা উশাহ লোৱাত কষ্ট হৈছে তেন্তে ওচৰৰ চৰকাৰী  
স্বাস্থ্য কেন্দ্ৰৰ লগত যোগাযোগ কৰক বা জিলা পৰিদৰ্শকক যোগাযোগ কৰক।



Ministry of Health  
& Family Welfare  
Government of India





**COVID-19**

## ବାସ୍ତର ଆର୍କ ଲୋକବିଶ୍ୱାସ

**୧. ମନ୍ତ୍ରବ୍ୟ:** ଗରମ ଅହାର ଲଗେ ଲଗେ କରଁଣା ଭାଇବାଛ ନିଜେ ନିଜେ ମରି ଯାବ।

**ବାସ୍ତର :** COVID-19 ଭାଇବାଛ ସକଳୋ ପରିବେଶରେ ସଞ୍ଚାରିତ ହବ ପାରେ, ଗରମ ଆର୍ ଠାଙ୍ଗା ପରିବେଶରେ। COVID-19 ପରା ବଚାର ଆଟାଇଟକୈ ଭାଲ ଉପାୟ ହେବେ ସଘନେ ଚାବୋନ ଆରୁ ପାନୀରେ ହାତ ଧୋରା, କାହୋତେ ଆର୍ ହାଁଚିଆୟାଓତେ ମୁଖ ଢାକି ବ୍ୟଥା ଆର୍ ବେଛି ଭିର ଥକା ଠାଇଲେ ନୋଯୋରା।

**୨. ମନ୍ତ୍ରବ୍ୟ:** ଗରମ ପାନୀରେ ଗା ଧୋଲେ ଏହି ଭାଇବାଛକ ମାରିବ ପାରି।

**ବାସ୍ତର:** ମାନୁହର ଶରୀରର ତାପମାତ୍ରା ୩୭ ଡିଗ୍ରୀ ହୋରାବ ପାହତୋ ଏହିଭାଇବାଛ ଜୀରିତ ଅରସ୍ଥାତ ଥାକେ। ଗରମ ପାନୀରେ ଗା- ଧୂଇ ଥାକିଲେଓ ଏହି କ୍ଷେତ୍ରରେ କୋନୋ ପ୍ରଭାବ ନପରେ।

**୩.ମନ୍ତ୍ରବ୍ୟ:** କେଂଚା ନହରୁ ଆର୍ ତିଲ ଥାଲେ ଏହି ଭାଇବାଛର ବିରୁଦ୍ଧେ ଯୁଁଜିବ ପାରି।

**ବାସ୍ତର:** ନହରୁ ଏକ ସ୍ଵାସ୍ଥ୍ୟକର ଥାଦ୍ୟ କିନ୍ତୁ ଇ ଏହି ଭାଇବାଛର ପରା ବକ୍ଷା କରିବ ନୋରାବେ।

**୪.ମନ୍ତ୍ରବ୍ୟ:** ନିଉମଣିଯାର ବେଜି ଲ'ଲେ ଏହି ବୋଗ ବୋଧ କରିବ ପାରି।

**ବାସ୍ତର:** ନିମନୀଯାର ବେଜିରେ ନିଉମଣିଯାରେ ବୋଧ କରିବ ପାରି ଇ କରଁଣା ବ୍ୟଥା ବ୍ୟଥା ବଚାବ ନୋରାବେ।

**୫.ମନ୍ତ୍ରବ୍ୟ:** ମହର ପରା COVID-19 ବିଯପିବ ପାରେ।

**ବାସ୍ତର:** କରଣା ଭାଇବାଛ ମହର ଦ୍ୱାରା ବିଯପିବ ନୋରାବେ। ଇ ଆକ୍ରମଣ ବ୍ୟକ୍ତିର ମୁଖ ଆର୍ ନାକର ପରା ଓଲୋରା ପାନୀର ଟୋପାଲର ପରାହେ ବିଯପିବ

**୬.ମନ୍ତ୍ରବ୍ୟ:** ଏଲକହଲ ଆର୍ ଅନ୍ୟ ବୀଜାଣୁନାଶକ ଗାତ ଚଟିଯାଲେ ସଂକ୍ରମନର ପରା ବାଚିବ ପାରି।

**ବାସ୍ତର:** ଏଲକହଲ ଆର୍ ଅନ୍ୟ ବୀଜାଣୁନାଶକ ଗାତ ଚଟିଯାଲେ ବା କାପୋରତ ଘହିଲେ ସଂକ୍ରମନର ପରା ବାଚିବ ନୋରାବି। ସଂକ୍ରମନ ନାକ ଆର୍ ମୁଖର ଦ୍ୱାରାହେ ଶରୀରତ ପ୍ରରେଶ କରେ। ଲେତେବା ହାତେରେ ଥାଦ୍ୟ ଗ୍ରହଣ କରିଲେ ବା ନାକ- ମୁଖତ ସ୍ପର୍ଶ କରିଲେ ଏହି ଭାଇବାଛ ଶରୀରତ ପ୍ରରେଶ କରିବ ପାରେ, ମେୟହେ ସଘନାଇ ହାତ ଧୂଲେ ଇଯାର ବୀଜାଣୁ ଧରିବ ପାରି।

**୭.ମନ୍ତ୍ରବ୍ୟ:** ନିୟମୀଯାକୈ ନିମଖୀଯା ପାନୀରେ ନାକ ଚାଫ କରିଲେ ଇଯାକ ପ୍ରତିବୋଧ କରିବ ପାରି।

**ବାସ୍ତର:** ନିମଖୀଯା ପାନୀରେ ନାକ ଚାଫ କରିଲେ କୋନୋ କୋନୋ କ୍ଷେତ୍ରରେ ସହାୟ କରିଲେଓ ଏହି କ୍ଷେତ୍ର ସହାୟକ ନହ୍ୟ।



Ministry of Health  
& Family Welfare  
Government of India





**COVID-19**

জৰুৰীকালীন অৱস্থাত শিশুৰ ক্ষেত্ৰত কি  
বিশেষ ব্যৱস্থা মনোযোগ দিব লাগিব

শিশু সকলেই আটাইতকৈ বেছি অসুৰক্ষিত। তেওঁলোকৰ কিছুমান  
মৌলিক প্ৰয়োজন থাকে যিবোৰ জৰুৰী অৱস্থাত সাধাৰণতে  
আওকান কৰা হয়। ASHA আৰু AWW য়ে গাঁৱৰ শিশু সুৰক্ষা  
কমিটিৰ সদস্য হিচাপে এই ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব লাগে।

১. অভিভাৱকক জনাওক যে শিশুটি মানসিক হতাশাত ভুগিব পাৰে  
(উদ্দেগ, শোক)। অভিভাৱক সকলে ধৈৰ্যৰে আৰু পৰিগ্ৰামৰ  
বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

২. জৰুৰী অৱস্থাৰ সময়ত, শিশুসকল হিংসাত্মক ঘটনা দুব্যৱহাৰ,  
আদি পৰিৱেশত অক্রান্ত হব পাৰে। এনে সন্ধারনা থাকিলে অভিভাৱকে  
তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

৩. সতৰ্ক হৈ থাকিব আৰু অকলশৰীয়া শিশুক সহায় কৰক।

৪. শিশুৰ বাবে কোনো সহায়ৰ বাবে CHILDLINE 1098 ত  
ফোন কৰক।

৫. শিশু সুৰক্ষা কৰ্মী সকলে ভালদৰে এই বিষয়ত কাম কৰিছেনে  
নাই তাক লক্ষ্য কৰক।



Ministry of Health  
& Family Welfare  
Government of India

